

# **RICHFIELD FINANCIAL SERVICES LTD**

2B, Grant Lane, 2nd Floor, Kolkata Kolkata West Bengal 700012

CIN: L65999WB1992PLC055224

E-mail : [rfsl.nbfc@gmail.com](mailto:rfsl.nbfc@gmail.com), Website: [www.rfsl.co.in](http://www.rfsl.co.in)

=====

Date: 04-08-2023

To,

BSE Limited

Floor 25, P J Towers, Dalal Street

Mumbai - 400 001.

**BSE Scrip Code: 539435**

Dear Sir / Madam,

**Sub: Dispatch of Annual report to Shareholders and Newspaper publication of Annual General Meeting of the Company**

Pursuant to the provisions of the Companies Act 2013 and SEBI (Listing Obligations and Disclosure Requirements) Regulations 2015, we are enclosing herewith a copy of proof of dispatch of Annual Reports to Shareholders of the Company and E-voting advertisement in connection with the Annual General Meeting of the Company published on Friday 4<sup>th</sup> August 2023 in the following newspapers:

<b>Name of the Newspaper</b>	<b>Edition</b>
Duranta Barta	Bengali
Financial Express	English

The above copies are attached

We request you to take the above information and records.

Thanking you,

Yours faithfully,

**For RICHFIELD FINANCIAL SERVICES LIMITED**

**VADASSERIL CHACKO GEORGEKUTTY**  
**MANAGING DIRECTOR**  
**DIN: 09194854**

# নারী নির্যাতনের প্রতিবাদে পুলিশ সুপারের অফিসের সামনে বিক্ষোভ

দুর্ঘট বাৰ্তা, কোচবিহার, ৩ জুলাই : কোচবিহারে কিশোরীকে যৌন নির্যাতন ও খুনের প্রতিবাদ ও দেশীধৰে উপযুক্ত শাস্তিৰ দাবিতে এসপি অফিসেৰ সামনে বিক্ষোভ বিজেপিৰ। বৃহস্পতিবাৰ ভাৰতীয় জনতা যুৱ মোৰ্চা ও ভাৰতীয় জনতা মহিলা মোৰ্চাৰ এসপি অফিস অভিনয়ৰ মূহুৰে ধুমুকাৰ কাণ্ড বন্ধ কৰাৰ দাবীত কোচবিহাৰে বিজেপিৰ এসপি অফিস অভিনয়ৰ খিৰে আগেই সেখানে কঠোৰ নিৰাপত্তা বান্ধা হয়। সেখানে ছিল কেন্দ্রীয় বাহিনীও। পুলিশ সুপাৰেৰ দফতৰে ঢেকাৰ মুখে বেশ কয়েকটি ৰাস্তায় ব্যাৰিকেড লাগোৱা হৈছিল। একটী ব্যাৰিকেড ভেঙে বিজেপিৰ কৰ্মী-সমৰ্থকাৰী পুলিশ সুপাৰেৰ দফতৰেৰে সামনে চলে আসলে পুলিশেৰ সঙ্গত অসহন ধৰ্ম্মপ্ৰতি শূন্য হয়। বিজেপি নেতা-কৰ্মীৰা ৰাস্তায় বসে পড়িলে। ঘটনাকে খিৰে তুমুল উত্তেজনা ছড়ায় এলাকায়া। বিজেপিৰ জেলা সভাপতি সুকুমাৰ ৰায় জানান, মহিলাসেৰ নিৰাপত্তা দেওয়ার ক্ষেত্রে পুলিশ-প্রশাসন বাৰ্থা তেদেৰ ব্যৰ্থতাৰ জনাই ৰাজ্যে মহিলাসেৰ ওপৰ নিৰ্যাতন আক্রমণ কৰা হছে। ১৫ নম্বৰ মাহীতনৈৰ ঘটনাৰ অভিমুহুতদেৰ কঠোৰ শাস্তিৰ দাবী জনিয়েছেন তিনি। জেলা বিজেপি সভাপতি সুকুমাৰ ৰায় বলেন, মূল অভিযুক্তদেৰ পুলিশ শ্রেফতাৰ কৰেছে



বাট, কিন্তু কাদেৰ চাপে মেডিকেল কলেজে না নিয়ে গিয়ে নাৰালিকাৰে ২ দিন স্থানীয় হাসপাতালে ফেলে রাখা হলে? তাদেৰ কৈ চিন্তিত কৰছে না পুলিশ? তাৰাও নাৰালিকাৰ মৃত্যুৰ জন্য সমান দায়ী। সময় মতো কোচবিহাৰে আনতে পাবলে নাৰালিকাৰে হয়তো বাঁচোৱা যেত। প্রসঙ্গত, ১৮ জুলাই কোচবিহাৰেৰ কালজানিৰ এক ১৪ বছৰেৰ কিশোরীকে যৌন নিৰ্যাতনেৰ অভিযোগে গুটী কয়েকজনেৰ বিৰুদ্ধে কিশোরী স্কুল থেকে বাডি ফিৰাছিল। পৰিবাৰেৰ অভিযোগ, প্রেমেৰ ফাঁদে ফেলে তাকে ফুলিয়ে অপহৰণ কৰে মাথাভাঙ্গায় নিয়ে যায় এক যুবক। সেখানে কিশোরীৰ ওপৰ যৌন নিৰ্যাতন চালালে হয়। এদিকে, মেয়ে বাৰ্ডিতে না ফেৰায় বাউৰে লোকজন

শোঁজখবৰ শূন্য কৰেন। কিন্তু কিশোরীৰ হৃদয় না পেয়ে ২০ জুলাই পুন্ডিবাডি থানায়া অভিযোগ দায়েৰ কৰেনে তাৰা। থানাৰ তদন্তে নেমে পুলিশ বাগ্না বৰ্মন সহ পাঁচজনকে শ্রেষ্ঠতাৰ কৰে। নিৰ্যাতনেৰ ফলে কিশোরী গুৰুতৰ অসুস্থ হয়ে পড়ে। প্রথমে তাকে শিলিগুড়িৰ একটি নাৰ্সিংহোমে নিয়ে যাওয়া হয়। এৰপৰ কোচবিহাৰেৰ একটি নাৰ্সিংহোম হয়ে ২০ জুলাই মাঝরাতে তাকে কোচবিহাৰ এমজেনে মেডিকেল কলেজে হাসপাতালে ভৰ্তি কৰা হয়। ২৬ জুলাই সেখানে কিশোরীৰ মৃত্যু হয়। এদিকে ঘটনায় জেলাৰ প্রশাসনিক ও ৰাজনৈতিক মহলে তোলপাড় পড়ে যায়। অভিযুক্তদেৰ কঠোৰ শাস্তিৰ দাবিতে নায়া জয়গায় আন্দোলন শূন্য হয়

## সাতসকালে খাঁচাবন্দি চিতাবাঘ



দুর্ঘট বাৰ্তা, শান্তিনিকেতন, ৩ আগস্ট : অমৰ্তী সেনকে বৰ বাৰ অপমান ক্ষুৰ তৃণমূল সাংসদ সামিৰুল, ৰাজ্যসভায় উপাচাৰ্যৰ পদত্যাগ চাইবনে তৃণমূল সাংসদ সামিৰুল ইসলাম। বৃহস্পতিবাৰ বোলপুরে সাংবাদিক বৈঠক কৰে সামিৰুল ইসলাম বলেন, অমৰ্তী সেন বাউলিৰ গৰ্ভ তাঁকে বৰ বাৰ অপমান কৰেহনে বিশ্বভাৰতীৰ উপাচাৰ্য বিদূষ চৰ্চবতী। তাঁৰ সম্পৰ্কে যত কম কথা যায় ততই ভাল। কয়েকদিন ধৰে ধাৰাবাহিক ভাবে বিশ্বভাৰতীৰ ওয়েবসাইটে নাম না কৰে উপাচাৰ্য অধ্যাপক অমৰ্তী সেনকে আক্রমণ কৰে যাহেহে তাৰে প্ৰতিবাদে মুখৰ হয়েছে বিজ্ঞান মহলা। স্মৃতি বছৰেৰ আগস্ট মাহেই ৰাজ্যসভাৰ তৃণমূল সাংসদ হিয়েৰে স্বপথ গ্ৰহণ কৰেনে তিনি। বৃহস্পতিবাৰ বোলপুরে এসে তিনি বলেন, বিশ্বভাৰতীৰ বাউলিৰ গৰ্ভ ৰীৱদ্রনাথ ঠাকুৰেৰ স্মৃতি জড়িয়ে আছে। সেই বিশ্বভাৰতীকে ধ্বংস কৰি দিচ্ছেন উপাচাৰ্য। উপস্থিতি কৰি ৰাজ্যসভাৰ মেধাৰম্য। তাঁৰ কাছে উপাচাৰ্যৰ পদত্যাগ দাবি কৰো। আমি তাঁৰ কাছে তুলে ধৰোৱা কিভাবে বোলপুরেৰ সাঁচাৰণ মানুষ থেকে ব্যবসায়ীদেৰ উপৰ অন্যান্য জুলুম কৰেহনে উপাচাৰ্য। মুখামুৰ্তী তাকে পৰিযায়ী শ্ৰমিক কল্যাণ বোর্ডেৰ মোৰামূলম কৰেহনে। সামিকল সাহেব বলেন, পৰিযায়ী শ্ৰমিকদেৰ জনা তিনি কাজ কৰে যেনে।

দুর্ঘট বাৰ্তা, শান্তিনিকেতন, ৩ আগস্ট : অমৰ্তী সেনকে বৰ বাৰ অপমান ক্ষুৰ তৃণমূল সাংসদ সামিৰুল, ৰাজ্যসভায় উপাচাৰ্যৰ পদত্যাগ চাইবনে তৃণমূল সাংসদ সামিৰুল ইসলাম। বৃহস্পতিবাৰ বোলপুরে সাংবাদিক বৈঠক কৰে সামিৰুল ইসলাম বলেন, অমৰ্তী সেন বাউলিৰ গৰ্ভ তাঁকে বৰ বাৰ অপমান কৰেহনে বিশ্বভাৰতীৰ উপাচাৰ্য বিদূষ চৰ্চবতী। তাঁৰ সম্পৰ্কে যত কম কথা যায় ততই ভাল। কয়েকদিন ধৰে ধাৰাবাহিক ভাবে বিশ্বভাৰতীৰ ওয়েবসাইটে নাম না কৰে উপাচাৰ্য অধ্যাপক অমৰ্তী সেনকে আক্রমণ কৰে যাহেহে তাৰে প্ৰতিবাদে মুখৰ হয়েছে বিজ্ঞান মহলা। স্মৃতি বছৰেৰ আগস্ট মাহেই ৰাজ্যসভাৰ তৃণমূল সাংসদ হিয়েৰে স্বপথ গ্ৰহণ কৰেনে তিনি। বৃহস্পতিবাৰ বোলপুরে এসে তিনি বলেন, বিশ্বভাৰতীৰ বাউলিৰ গৰ্ভ ৰীৱদ্রনাথ ঠাকুৰেৰ স্মৃতি জড়িয়ে আছে। সেই বিশ্বভাৰতীকে ধ্বংস কৰি দিচ্ছেন উপাচাৰ্য। উপস্থিতি কৰি ৰাজ্যসভাৰ মেধাৰম্য। তাঁৰ কাছে উপাচাৰ্যৰ পদত্যাগ দাবি কৰো। আমি তাঁৰ কাছে তুলে ধৰোৱা কিভাবে বোলপুরেৰ সাঁচাৰণ মানুষ থেকে ব্যবসায়ীদেৰ উপৰ অন্যান্য জুলুম কৰেহনে উপাচাৰ্য। মুখামুৰ্তী তাকে পৰিযায়ী শ্ৰমিক কল্যাণ বোর্ডেৰ মোৰামূলম কৰেহনে। সামিকল সাহেব বলেন, পৰিযায়ী শ্ৰমিকদেৰ জনা তিনি কাজ কৰে যেনে।

দুর্ঘট বাৰ্তা, বালুকা, ৩ জুলাই : পৰিবহনেৰ বকেয়া টকাৰ দাবিতে অবৰোধেৰে জেৰে কল্যাখনি ও বাঁকুড়া দুৰ্গাপুৰ ৯নং ৰাজ্য সড়ক অৱরুদ্ধ হয়ে পড়ে। বড়জোড়া থানাৰ অৰ্ধসি-ৱ হস্তক্ষেপে অবৰোধ তুলে নেওয়া হয়। ট্ৰাণ দামোদৰ খোলামুখ খনিৰ কৰলা পৰিবহন সংস্থা ট্ৰাণ দামোদৰ ট্ৰাণপোটে ওয়েলফেয়াৰ সোসাইটীৰ ডাকে এই বিক্ষোভ কৰ্মসূচি পানান কৰা হয়। ডাকেৰে কৰাৰ আশে কোলিয়াৰি কৰ্তৃপক্ষ দুৰ্গাপুৰ প্ৰজেক্ট লিমিটেডকে বিৰোধ বকেয়া পৰিবহনেৰ টকা মিটিয়ে দেওয়ার মানু লিপিত ভাবে জানিয়েহেৰে পৰিবহন সংস্থাৰ কৰ্তাৰা। তেদেৰ দেওয়া সমস্যাৰী পেরিয়ে গেলেও তাদেৰ বকেয়া না মেটোনাৰে জনাই এই বিক্ষোভ কৰ্মসূচি নেওয়া হয়েছে বলে জানান ট্ৰাণ দামোদৰ ট্ৰাণপোট ওয়েলফেয়াৰ সোসাইটীৰ সম্পৰ্কে অশাক ব্যানাৰী। তিনি বলেন, কোলিয়াৰি কৰ্তৃপক্ষ তাদেৰ কৰ্মী ও আধিকারিকদেৰ মাসেৰ ১ তৰিখ হলেই তাদেৰ মাইনে প্ৰদান কৰে। আমাৰে গাউন্স চাকৰ-খালাসিৰাও তো তাই আশা কৰে। পাশাপাশি এখানে য়াৰা কয়লা উত্তোলনকাৰি টিকা সংস্থাৰ কৰ্মী তাৰাও মাসেৰ ১০ তৰিখেৰ মথ্যে তাৰে বাস মাইনে পেয়ে পৰিবহাৰেৰে প্ৰয়োজন মেটোতে পাৰেন। কিন্তু এখানে সেদিকে নজৰ নেই কৰ্তৃপক্ষের। নিজেদেৰ সমস্যা মিটে গেলেই বাকী অশাক ব্যানাৰীৰ দাবি জুন মাসেৰ পৰিবেহন বাদব পাওনা টকা এখনও মেটানি। আমাৰ কৰ্মীদেৰ মাইনে দিতে পাৰাই না। গাউন্স খৰচ বাদব সংশ্লিষ্ট তেল পাশ্প, গ্যাজাৰ, স্পেয়াৰ পাৰ্টস দোকানেৰ ধাৰ মেটোতে পাৰাই না। সবাই আমাৰেৰে তাগাদা দিছে। কৰ্তৃপক্ষকে বারবার বলেও কাজ হয়নি। তাই বাধ্য হয়ে ৰাস্তাৰ উপৰ বসে প্ৰতিবাদ কৰতে হছে। তিনি বলেন, বড়জোড়াৰ আইসি আশ্ৰয়সি দিয়েছে ২ দিনেৰ মথ্যে ডিপিএল কৰ্তৃপক্ষ ও কয়লা উত্তোলনকাৰী সংস্থাৰ কৰ্তাদেৰ সঙ্গত আলোচনা কৰে সমস্যাৰ সমাধান কৰা হৰে। তাই তাৰা এদিন আন্দোলন থেকে সরে এলেও বকেয়া সমস্ত পাওনা না মেটোলে ফেৰ বৃহত্তৰ আন্দোলনে নামবেন বলে ছঁয়য়ারি দেনা।

## বকেয়া টকা চেয়ে পথ অবরোধ

দুর্ঘট বাৰ্তা, বাঁকুড়া, ৩ জুলাই : পৰিবহনেৰ বকেয়া টকাৰ দাবিতে অবৰোধেৰে জেৰে কল্যাখনি ও বাঁকুড়া দুৰ্গাপুৰ ৯নং ৰাজ্য সড়ক অৱরুদ্ধ হয়ে পড়ে। বড়জোড়া থানাৰ অৰ্ধসি-ৱ হস্তক্ষেপে অবৰোধ তুলে নেওয়া হয়। ট্ৰাণ দামোদৰ খোলামুখ খনিৰ কৰলা পৰিবহন সংস্থা ট্ৰাণ দামোদৰ ট্ৰাণপোটে ওয়েলফেয়াৰ সোসাইটীৰ ডাকে এই বিক্ষোভ কৰ্মসূচি পানান কৰা হয়। ডাকেৰে কৰাৰ আশে কোলিয়াৰি কৰ্তৃপক্ষ দুৰ্গাপুৰ প্ৰজেক্ট লিমিটেডকে বিৰোধ বকেয়া পৰিবহনেৰ টকা মিটিয়ে দেওয়ার মানু লিপিত ভাবে জানিয়েহেৰে পৰিবহন সংস্থাৰ কৰ্তাৰা। তেদেৰ দেওয়া সমস্যাৰী পেরিয়ে গেলেও তাদেৰ বকেয়া না মেটোনাৰে জনাই এই বিক্ষোভ কৰ্মসূচি নেওয়া হয়েছে বলে জানান ট্ৰাণ দামোদৰ ট্ৰাণপোট ওয়েলফেয়াৰ সোসাইটীৰ সম্পৰ্কে অশাক ব্যানাৰী। তিনি বলেন, কোলিয়াৰি কৰ্তৃপক্ষ তাদেৰ কৰ্মী ও আধিকারিকদেৰ মাসেৰ ১ তৰিখ হলেই তাদেৰ মাইনে প্ৰদান কৰে। আমাৰে গাউন্স চাকৰ-খালাসিৰাও তো তাই আশা কৰে। পাশাপাশি এখানে য়াৰা কয়লা উত্তোলনকাৰি টিকা সংস্থাৰ কৰ্মী তাৰাও মাসেৰ ১০ তৰিখেৰ মথ্যে তাৰে বাস মাইনে পেয়ে পৰিবহাৰেৰে প্ৰয়োজন মেটোতে পাৰেন। কিন্তু এখানে সেদিকে নজৰ নেই কৰ্তৃপক্ষের। নিজেদেৰ সমস্যা মিটে গেলেই বাকী অশাক ব্যানাৰীৰ দাবি জুন মাসেৰ পৰিবেহন বাদব পাওনা টকা এখনও মেটানি। আমাৰ কৰ্মীদেৰ মাইনে দিতে পাৰাই না। গাউন্স খৰচ বাদব সংশ্লিষ্ট তেল পাশ্প, গ্যাজাৰ, স্পেয়াৰ পাৰ্টস দোকানেৰ ধাৰ মেটোতে পাৰাই না। সবাই আমাৰেৰে তাগাদা দিছে। কৰ্তৃপক্ষকে বারবার বলেও কাজ হয়নি। তাই বাধ্য হয়ে ৰাস্তাৰ উপৰ বসে প্ৰতিবাদ কৰতে হছে। তিনি বলেন, বড়জোড়াৰ আইসি আশ্ৰয়সি দিয়েছে ২ দিনেৰ মথ্যে ডিপিএল কৰ্তৃপক্ষ ও কয়লা উত্তোলনকাৰী সংস্থাৰ কৰ্তাদেৰ সঙ্গত আলোচনা কৰে সমস্যাৰ সমাধান কৰা হৰে। তাই তাৰা এদিন আন্দোলন থেকে সরে এলেও বকেয়া সমস্ত পাওনা না মেটোলে ফেৰ বৃহত্তৰ আন্দোলনে নামবেন বলে ছঁয়য়ারি দেনা।

দুর্ঘট বাৰ্তা, মালদা, ৩ আগস্ট : মানিকচকৰে পোলাপুৰে গঙ্গা নদীতে ডাঙন। গঙ্গা নদীৰ পাশে প্ৰায় ১৫ মিটাৰ এলাকাভূত্ৰে শুরু হয়েছে ডাঙন। এই পৰিস্থিতিতে মালদাৰ মানিকচকৰে গোপালপুরে গ্ৰাম পঞ্চায়েতেৰে অন্তৰ্গত উপৰে হুকুমত টোলা গ্ৰাম। গঙ্গা নদীৰ পাশেই এই গ্ৰাম। যে কোন সময় চলে যেতে পারে গঙ্গা গৰ্ভে। আতঙ্কিত বাউৰেৰ খুলে নিয়ে, অসহন নিৰাপত্তা নিয়ে অন্য জয়গায় আশ্ৰয় নিচ্ছেন গ্ৰামবাসীরা। এৰ আগেও গঙ্গা ভাঙেৰে বাউৰেৰ খুইয়ে গৃহহীনতা নদীৰ অন্তৰ্গত কৰিয়েহনে এই গ্ৰাম, এবাৰ তাও হয়তো চলে যাবে নদী গৰ্ভে। আবাৰ নতুন কৰে গ্ৰামবাসীদেৰে গৃহহীন হতে হছে। শুরু হয়েছে ৰাজনৈতিক তৰজা। ডাঙন ৰোধেৰে কাজে সেচ দপ্তৰ ও ৰাজ্য সরকারেৰে ডুমিকা নিয়ে প্ৰশ্ন তুলেহনে বিজেপিৰ দক্ষিণ মালদা সংগঠনিক জেলাৰ সাধাৰণ সম্পাদক সৌচন্দ্ৰ মন্ডল। পাৰ্কাট বিজেপিকে কটাক্ষ কৰে এৰ দায় সম্পূৰ্ন কেন্দ্ৰ সরকারেৰে, দাবি বাজেৰে শেষ দপ্তৰেৰে ৰাষ্ট্ৰপতী সানিা ইহাসমিনেৰে। আৰ এৰ মথ্যে আবাৰ নতুন কৰে গঙ্গা ভাঙনেৰ কবলে কয়েক হাজাৰ মানুষ।

দুর্ঘট বাৰ্তা, মালদা, ৩ আগস্ট : মানিকচকৰে পোলাপুৰে গঙ্গা নদীতে ডাঙন। গঙ্গা নদীৰ পাশে প্ৰায় ১৫ মিটাৰ এলাকাভূত্ৰে শুরু হয়েছে ডাঙন। এই পৰিস্থিতিতে মালদাৰ মানিকচকৰে গোপালপুরে গ্ৰাম পঞ্চায়েতেৰে অন্তৰ্গত উপৰে হুকুমত টোলা গ্ৰাম। গঙ্গা নদীৰ পাশেই এই গ্ৰাম। যে কোন সময় চলে যেতে পারে গঙ্গা গৰ্ভে। আতঙ্কিত বাউৰেৰ খুলে নিয়ে, অসহন নিৰাপত্তা নিয়ে অন্য জয়গায় আশ্ৰয় নিচ্ছেন গ্ৰামবাসীরা। এৰ আগেও গঙ্গা ভাঙেৰে বাউৰেৰ খুইয়ে গৃহহীনতা নদীৰ অন্তৰ্গত কৰিয়েহনে এই গ্ৰাম, এবাৰ তাও হয়তো চলে যাবে নদী গৰ্ভে। আবাৰ নতুন কৰে গ্ৰামবাসীদেৰে গৃহহীন হতে হছে। শুরু হয়েছে ৰাজনৈতিক তৰজা। ডাঙন ৰোধেৰে কাজে সেচ দপ্তৰ ও ৰাজ্য সরকারেৰে ডুমিকা নিয়ে প্ৰশ্ন তুলেহনে বিজেপিৰ দক্ষিণ মালদা সংগঠনিক জেলাৰ সাধাৰণ সম্পাদক সৌচন্দ্ৰ মন্ডল। পাৰ্কাট বিজেপিকে কটাক্ষ কৰে এৰ দায় সম্পূৰ্ন কেন্দ্ৰ সরকারেৰে, দাবি বাজেৰে শেষ দপ্তৰেৰে ৰাষ্ট্ৰপতী সানিা ইহাসমিনেৰে। আৰ এৰ মথ্যে আবাৰ নতুন কৰে গঙ্গা ভাঙনেৰ কবলে কয়েক হাজাৰ মানুষ।

## রোগী মৃত্যুকে কেন্দ্র করে উত্তেজনা

দুর্ঘট বাৰ্তা, মালদা, ৩ জুলাই : জলপাইগুড়িৰ মালবাজাৰ সুপাৰ পেশপালিটি হাসপাতালে অন্তৰ্ঘটিত এক ৰোগীৰ মৃত্যুকে কেন্দ্ৰ কৰে উত্তেজনা ছড়িয়েছে। মুঠেৰে পৰিবহাৰেৰে লোকজন বৃহস্পতিবাৰে সকাল থেকে চিকিৎসা গাফিলতিৰ অভিযোগে তুলে বিক্ষোভ দেখান। জানা গিয়েছে, মৃত মহিলাৰ নাম সোনালী খালেকা (২৪)। বৰ্তি বানাহাট ৱৰ্কেৰে দুনাভাটি চা বাগানেৰ উপৰে লাইনে। গত ৩১ জুলাই গাৰ্ভাৰ্ভী অবস্থায় তাকে মালবাজাৰে সুপাৰ পেশপালিটি হাসপাতালে ভৰ্তি কৰা হয়। সিজাৰিয়ান পদ্ধতিতে ১ আগস্ট তাঁৰে কন্যাসন্তান প্ৰসূও হয়। সন্তান সুস্থ ছি। তবে পৰিবহাৰেৰে অভিযোগ, অপাৰেশনেৰে পৰ তাঁৰ শাৰীৰিক অবস্থাৰ অনবনতি হয়। এৰপৰ বৃদ্ধবাৰ রাতে হাসপাতালেই তিনি মারা যায় তিনি। মৃত্যুৰ স্বামী ৰূপলালা ওৰাও বলেন, অপাৰেশনেৰে পৰ আমাৰেৰে ৰক্ত আনতে বলা হয়। আবাৰ ফেৰ অপাৰেশনেৰে কথাও বলা হয়। চিকিৎসা গাফিলতিৰ জনাই এই ঘটনা ঘটিল। এদিন সকাল থেকেই হাসপাতালে ছিদ কৰেন বিক্ষোভ দেখান মৃত্যুৰ আত্মীয়-স্বজনৰা। ঘটনাস্থলে উপস্থিত ডিউত মাল মহমুদা পুলিশ আধিকারিক ৰবীন খান, মহমুদা শাসক বৰপ্তেৰে ডেপুটি ম্যাজিষ্ট্ৰেট ৰাধীদ্রনাথ সরকার সহ বিশাল পুলিশবাহিনী। হাসপাতাল কৰ্তৃপক্ষ এবং পুলিশ-প্রশাসনেৰে ব্যক্তিৰা ক্ষুৰ বাসিদাৰেৰে বোঝোনাৰ চেষ্টা কৰেন। হাসপাতালেৰ সুপাৰিণ্ডেণ্টেৰে ঘৰে বিক্ষোভকাৰীদেৰে প্ৰতিনিধিদেৰে নিয়ে আলোচনাও হয়েছে। তবে এখনও পৰ্যন্ত কোনও লিখিত অভিযোগ প্ৰশাসনিক স্তৰে দায়েৰে হয়নি।

দুর্ঘট বাৰ্তা, মালদা, ৩ জুলাই : জলপাইগুড়িৰ মালবাজাৰ সুপাৰ পেশপালিটি হাসপাতালে অন্তৰ্ঘটিত এক ৰোগীৰ মৃত্যুকে কেন্দ্ৰ কৰে উত্তেজনা ছড়িয়েছে। মুঠেৰে পৰিবহাৰেৰে লোকজন বৃহস্পতিবাৰে সকাল থেকে চিকিৎসা গাফিলতিৰ অভিযোগে তুলে বিক্ষোভ দেখান। জানা গিয়েছে, মৃত মহিলাৰ নাম সোনালী খালেকা (২৪)। বৰ্তি বানাহাট ৱৰ্কেৰে দুনাভাটি চা বাগানেৰ উপৰে লাইনে। গত ৩১ জুলাই গাৰ্ভাৰ্ভী অবস্থায় তাকে মালবাজাৰে সুপাৰ পেশপালিটি হাসপাতালে ভৰ্তি কৰা হয়। সিজাৰিয়ান পদ্ধতিতে ১ আগস্ট তাঁৰে কন্যাসন্তান প্ৰসূও হয়। সন্তান সুস্থ ছি। তবে পৰিবহাৰেৰে অভিযোগ, অপাৰেশনেৰে পৰ তাঁৰ শাৰীৰিক অবস্থাৰ অনবনতি হয়। এৰপৰ বৃদ্ধবাৰ রাতে হাসপাতালেই তিনি মারা যায় তিনি। মৃত্যুৰ স্বামী ৰূপলালা ওৰাও বলেন, অপাৰেশনেৰে পৰ আমাৰেৰে ৰক্ত আনতে বলা হয়। আবাৰ ফেৰ অপাৰেশনেৰে কথাও বলা হয়। চিকিৎসা গাফিলতিৰ জনাই এই ঘটনা ঘটিল। এদিন সকাল থেকেই হাসপাতালে ছিদ কৰেন বিক্ষোভ দেখান মৃত্যুৰ আত্মীয়-স্বজনৰা। ঘটনাস্থলে উপস্থিত ডিউত মাল মহমুদা পুলিশ আধিকারিক ৰবীন খান, মহমুদা শাসক বৰপ্তেৰে ডেপুটি ম্যাজিষ্ট্ৰেট ৰাধীদ্রনাথ সরকার সহ বিশাল পুলিশবাহিনী। হাসপাতাল কৰ্তৃপক্ষ এবং পুলিশ-প্রশাসনেৰে ব্যক্তিৰা ক্ষুৰ বাসিদাৰেৰে বোঝোনাৰ চেষ্টা কৰেন। হাসপাতালেৰ সুপাৰিণ্ডেণ্টেৰে ঘৰে বিক্ষোভকাৰীদেৰে প্ৰতিনিধিদেৰে নিয়ে আলোচনাও হয়েছে। তবে এখনও পৰ্যন্ত কোনও লিখিত অভিযোগ প্ৰশাসনিক স্তৰে দায়েৰে হয়নি।

দুর্ঘট বাৰ্তা, আলিপুরদুৱাৰ, ৩ আগস্ট : বড় অগ্নিকাণ্ড থেকে রক্ষা পৰা নাছিল মালদাৰ বাসীৰা বৃহস্পতিবাৰে দুপুৰে পেট্ৰোল পাম্পে দাঁড়িয়ে থাকি একটি ট্ৰাকে আচমকিই আগুন ধৰে যাওয়ায় চাৰ্ছলা ছড়ালে এলাকায়া। বৃহস্পতিবাৰে আলিপুরদুৱাৰ জেলাৰ মাদারিহাট থানাৰ ৰাসালিবাৰ্জনাৰ একটি পেট্ৰোল পাম্পেৰে ঘটনা। পাম্পে দাঁড়োনা অবস্থায় ট্ৰাকেৰে চালকেৰে কেবিনে দাঁড়াই কৰে আন অৱলাতে থাকে। কামে। যোৱা উঠতে থাকে। ঘটনায় আতঙ্কিত হয়ে পড়েন পেট্ৰোল পাম্পৰকাৰী ও স্থানীয় বাসিন্দাৰা। স্থানীয় ও পাম্পেৰে কৰ্মীৰা মিলে আগুন নিৰন্ত্ৰণে আনে।

# পরীক্ষা স্থগিত হওয়ায় ফাঁপরে বিশ্বভাৰতী পরীক্ষার্থীরা

দুর্ঘট বাৰ্তা, শান্তিনিকেতন, ৩ আগস্ট : কোন কাৰণ ছাড়াই পৰীক্ষা স্থগিত হওয়ায় আতঙ্কিত পড়তেন বিশ্বভাৰতী পৰীক্ষাৰ্থীৰা। কৰে এই পৰীক্ষা হৰে তাৰ উল্লেখও নেই। এভাবে কোন কাৰণ ছাড়াই পৰীক্ষা স্থগিত হওয়াৰ কাৰণে বিব্রান্তি ও ক্ষোভ ছড়ায়ে বিশ্বভাৰতীতে।

বিশ্বভাৰতীৰ বিনয় ভবনেৰ শিক্ষাবিজ্ঞান বিভাগেৰে এম. এড. পৰীক্ষা ছিলা বৃদ্ধবাৰ। নিৰ্ধাৰিত তাৰিখে হওয়াৰ কথা থাকলেও হঠাৎ কৰে অনিৰ্দিষ্টকালেৰে অন্য পৰীক্ষা স্থগিত ঘোষণা হওয়ায় এম এড প্ৰশিক্ষনাৰ্থীদেৰে মথ্যে বিব্রান্তি এবং অসন্তোষ ছড়ায়। বিশ্বভাৰতীৰ পৰীক্ষা

নিয়মক বিভাগেৰে পূৰ্ব নিৰ্দেশ অনুযায়ী পৰীক্ষা হওয়ার কথা থাকলেও শিক্ষাবিজ্ঞান বিভাগেৰে বিভাগীয় প্ৰবাস হঠাৎ কৰে পৰীক্ষা স্থগিত কৰায় সমস্যায় পড়তেন পৰীক্ষাৰ্থীৰা। নিৰ্দিষ্ট কোন কাৰণ ছাড়াই কৰ্তৃ পক্ষের খামখেয়ালি সিদ্ধান্তে ক্ষুৰ পৰীক্ষাৰ্থীৰা।

**প্ৰিমিয়াৰে ৰোড ক্যাৰিয়াৰস লিমিটেড**  
CIN: L63090WB1968PLC027309  
কেজি অফি : ৪০১ জোলা, ১৪ ফ্লেৰ, সুইটনং, ১৪০৫, ৩৬, টেক্সী গ্ৰাউ, কলকাতা-৭০০০১২  
Email : info@prclimited.co.in, Website : www.prclimited.co.in  
৪৫তম বাৰ্ষিক সাধাৰণ সভা, ই-ভোটিং  
তথ্যাবলী এবং বুক ক্ৰোজাৰেৰে বিজ্ঞপ্তি

এছাৰা বিজ্ঞপ্তিত কৰা য়াৰে ৪৫তম বাৰ্ষিক সাধাৰণ সভা (একিএম) কোম্পানি সদস্যদেৰে অসুচিত হৰে সোমবাৰ, ২২ আগস্ট, ২০২৩ বেলা ১:৩০ ঘটিকাৰ ডিউত কলকোলেসি (ডিউ) অন্যান্য অডিও-ভিডুয়াল মাধ্যমে (একিএম) আয়োজ বানিঙাৰ সত্ৰী একিএম সফলত প্ৰটিকো সত্ৰে প্ৰদান কৰা হৰে। অসুচিত হিয়েৰে সমস্ত প্ৰয়োজ বন্ধপত্ৰ কোম্পানি আইন, ২০১৩ একে ধাৰা ৪ জৰি হৰেহে একে সিডিউটৰিঙাৰ মাজে একত্ৰে বোত ইফিচা (সেবি) (সিডিউ অডিওভিডিও মাধ্যমে ডিগিটাল ৰিকৰ্ডেৰে) হাৰে, ২০১৩ সফ পৰিভে বন্ধাৰী বিকক ক্ষুৰ (এমএফ) সাধাৰণ সভাৰ ১৪/২০১৩, ১৫/২০১৩, ১৬/২০১৩, ১৭/২০১৩, ১৮/২০১৩, ১৯/২০১৩, ২০/২০১৩, ২১/২০১৩, ২২/২০১৩, ২৩/২০১৩, ২৪/২০১৩, ২৫/২০১৩, ২৬/২০১৩, ২৭/২০১৩, ২৮/২০১৩, ২৯/২০১৩, ৩০/২০১৩, ৩১/০৮/২০২৩, ৩২/০৮/২০২৩, ৩৩/০৮/২০২৩, ৩৪/০৮/২০২৩, ৩৫/০৮/২০২৩, ৩৬/০৮/২০২৩, ৩৭/০৮/২০২৩, ৩৮/০৮/২০২৩, ৩৯/০৮/২০২৩, ৪০/০৮/২০২৩, ৪১/০৮/২০২৩, ৪২/০৮/২০২৩, ৪৩/০৮/২০২৩, ৪৪/০৮/২০২৩, ৪৫/০৮/২০২৩, ৪৬/০৮/২০২৩, ৪৭/০৮/২০২৩, ৪৮/০৮/২০২৩, ৪৯/০৮/২০২৩, ৫০/০৮/২০২৩, ৫১/০৮/২০২৩, ৫২/০৮/২০২৩, ৫৩/০৮/২০২৩, ৫৪/০৮/২০২৩, ৫৫/০৮/২০২৩, ৫৬/০৮/২০২৩, ৫৭/০৮/২০২৩, ৫৮/০৮/২০২৩, ৫৯/০৮/২০২৩, ৬০/০৮/২০২৩, ৬১/০৮/২০২৩, ৬২/০৮/২০২৩, ৬৩/০৮/২০২৩, ৬৪/০৮/২০২৩, ৬৫/০৮/২০২৩, ৬৬/০৮/২০২৩, ৬৭/০৮/২০২৩, ৬৮/০৮/২০২৩, ৬৯/০৮/২০২৩, ৭০/০৮/২০২৩, ৭১/০৮/২০২৩, ৭২/০৮/২০২৩, ৭৩/০৮/২০২৩, ৭৪/০৮/২০২৩, ৭৫/০৮/২০২৩, ৭৬/০৮/২০২৩, ৭৭/০৮/২০২৩, ৭৮/০৮/২০২৩, ৭৯/০৮/২০২৩, ৮০/০৮/২০২৩, ৮১/০৮/২০২৩, ৮২/০৮/২০২৩, ৮৩/০৮/২০২৩, ৮৪/০৮/২০২৩, ৮৫/০৮/২০২৩, ৮৬/০৮/২০২৩, ৮৭/০৮/২০২৩, ৮৮/০৮/২০২৩, ৮৯/০৮/২০২৩, ৯০/০৮/২০২৩, ৯১/০৮/২০২৩, ৯২/০৮/২০২৩, ৯৩/০৮/২০২৩, ৯৪/০৮/২০২৩, ৯৫/০৮/২০২৩, ৯৬/০৮/২০২৩, ৯৭/০৮/২০২৩, ৯৮/০৮/২০২৩, ৯৯/০৮/২০২৩, ১০০/০৮/২০২৩, ১০১/০৮/২০২৩, ১০২/০৮/২০২৩, ১০৩/০৮/২০২৩, ১০৪/০৮/২০২৩, ১০৫/০৮/২০২৩, ১০৬/০৮/২০২৩, ১০৭/০৮/২০২৩, ১০৮/০৮/২০২৩, ১০৯/০৮/২০২৩, ১১০/০৮/২০২৩, ১১১/০৮/২০২৩, ১১২/০৮/২০২৩, ১১৩/০৮/২০২৩, ১১৪/০৮/২০২৩, ১১৫/০৮/২০২৩, ১১৬/০৮/২০২৩, ১১৭/০৮/২০২৩, ১১৮/০৮/২০২৩, ১১৯/০৮/২০২৩, ১২০/০৮/২০২৩, ১২১/০৮/২০২৩, ১২২/০৮/২০২৩, ১২৩/০৮/২০২৩, ১২৪/০৮/২০২৩, ১২৫/০৮/২০২৩, ১২৬/০৮/২০২৩, ১২৭/০৮/২০২৩, ১২৮/০৮/২০২৩, ১২৯/০৮/২০২৩, ১৩০/০৮/২০২৩, ১৩১/০৮/২০২৩, ১৩২/০৮/২০২৩, ১৩৩/০৮/২০২৩, ১৩৪/০৮/২০২৩, ১৩৫/০৮/২০২৩, ১৩৬/০৮/২০২৩, ১৩৭/০৮/২০২৩, ১৩৮/০৮/২০২৩, ১৩৯/০৮/২০২৩, ১৪০/০৮/২০২৩, ১৪১/০৮/২০২৩, ১৪২/০৮/২০২৩, ১৪৩/০৮/২০২৩, ১৪৪/০৮/২০২৩, ১৪৫/০৮/২০২৩, ১৪৬/০৮/২০২৩, ১৪৭/০৮/২০২৩, ১৪৮/০৮/২০২৩, ১৪৯/০৮/২০২৩, ১৫০/০৮/২০২৩, ১৫১/০৮/২০২৩, ১৫২/০৮/২০২৩, ১৫৩/০৮/২০২৩, ১৫৪/০৮/২০২৩, ১৫৫/০৮/২০২৩, ১৫৬/০৮/২০২৩, ১৫৭/০৮/২০২৩, ১৫৮/০৮/২০২৩, ১৫৯/০৮/২০২৩, ১৬০/০৮/২০২৩, ১৬১/০৮/২০২৩, ১৬২/০৮/২০২৩, ১৬৩/০৮/২০২৩, ১৬৪/০৮/২০২৩, ১৬৫/০৮/২০২৩, ১৬৬/০৮/২০২৩, ১৬৭/০৮/২০২৩, ১৬৮/০৮/২০২৩, ১৬৯/০৮/২০২৩, ১৭০/০৮/২০২৩, ১৭১/০৮/২০২৩, ১৭২/০৮/২০২৩, ১৭৩/০৮/২০২৩, ১৭৪/০৮/২০২৩, ১৭৫/০৮/২০২৩, ১৭৬/০৮/২০২৩, ১৭৭/০৮/২০২৩, ১৭৮/০৮/২০২৩, ১৭৯/০৮/২০২৩, ১৮০/০৮/২০২৩, ১৮১/০৮/২

# Tyche Industries Limited

Registered Office: C-21/A, Road No.9, Film Nagar Jubilee Hills, Hyderabad 500 096  
Ph. No. 040-23541688, Email: cs@tycheindustries.net

## NOTICE

NOTICE is hereby given pursuant to regulation 47 read with Regulation 29 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, that a meeting of the Board of Directors of the Company is scheduled to be held on Friday, 11th August, 2023 at 3.30 P.M. at Registered office i.e., C-21/A, Road No. 9, Film Nagar, Jubilee Hills, Hyderabad - 500 096, inter alia, to consider and approve the Un-Audited financial results for the first quarter ended 30th June, 2023.

Further, in terms of the Company's Code of Conduct for Prevention of Insider Trading and Fair disclosure of Unpublished Price Sensitive Information and SEBI (Prohibition of Insider Trading) Regulations, 2015 the Trading Window for dealing securities of the Company has been closed from 1st July, 2023 and it will open after 48 hours from the meeting of Board of Directors as scheduled above.

The said notice may be accessed on the Company's website at [www.tycheindustries.net](http://www.tycheindustries.net) and in the website of Stock Exchanges at [www.bseindia.com](http://www.bseindia.com).

For TYCHE INDUSTRIES LIMITED

Sd/-  
G GANESH KUMAR  
(MANAGING DIRECTOR)  
DIN: 01009765

Place: Hyderabad  
Date: 03.08.2023

# MCNALLY BHARAT ENGINEERING COMPANY LIMITED

(A member of THE WILLIAMSON MAGOR GROUP)  
Registered Office: Four Mangoe Lane, Kolkata - 700 001  
Telephone: +91-33-6831 1000 Facsimile: +91-33-4459 1009  
Website: [www.mcnallybharat.com](http://www.mcnallybharat.com)  
Email: [invcom@mbecl.co.in](mailto:invcom@mbecl.co.in), [mbec@mbecl.co.in](mailto:mbec@mbecl.co.in)  
CIN: L45202WB1961PLC025181

Registrar & Share Transfer Agent: Maheshwari Datamatics Private Limited  
23, R.N. Mukherjee Road, 5th Floor, Kolkata-700 001  
Telephone: 033-2243 5029/5809 Facsimile: 033-2248 4787  
Website: [www.mdpl.in](http://www.mdpl.in) Email: [mdpldc@yahoo.com](mailto:mdpldc@yahoo.com)

## ANNUAL GENERAL MEETING

Notice is hereby given that:

- The 60th Annual General Meeting ("AGM") of McNally Bharat Engineering Company Limited ("the Company") is scheduled to be held at 3.30 p.m. IST on Thursday, 31st August 2023 through Video Conferencing ("VC")/Other Audio Visual Means ("OAVM") to transact the items of business as set forth in the Notice convening the AGM.
- In compliance with the applicable provision(s) of the Companies Act, 2013 and Rules framed thereunder, the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 read with Circular Nos. 2/2022 dated 5th May 2022 and 10/2022 dated 28th December 2022 issued by Ministry of Corporate Affairs ("MCA Circulars") and Circular Nos. SEBI/HO/CFD/CMD2/CIR/P/2022/62 dated 13th May 2022 and SEBI/HO/CFD/PoD-2/P/CIR/2023/4 dated 5th January 2023 issued by the Securities Exchange Board of India ("SEBI Circulars") and all other relevant circulars issued from time to time, physical attendance of the Members to the common venue is not required and the general meeting will be held through VC/OAVM. Hence, Members can participate at the 60th AGM through VC/OAVM.
- The Company has facilitated the Members to participate at the AGM through VC facility provided by National Securities Depository Limited ("NSDL").
- Members holding shares in physical form who have not registered their email addresses with the Company can obtain Notice of the AGM, Annual Report and/or login details for joining the AGM through VC/OAVM facility including e-voting, or any future communication, by sending following documents by email to [invcom@mbecl.co.in](mailto:invcom@mbecl.co.in):
  - A signed request letter mentioning their name, folio number, email address and complete address;
  - Self-attested scanned copy of their PAN Card; and
  - Self-attested scanned copy of any document (such as AADHAR Card, Driving License, Election Identity Card, Passport) in support of the address of the members as registered with the Company.
- In accordance with the aforesaid circulars, Notice of the AGM along with the Annual Report 2022-23 will be sent within the statutory time limit, only by electronic mode, to those members whose e-mail addresses are registered with the Company/depositories. Members may note that the Notice of the AGM along with the Annual Report will be made available on Company website [www.mcnallybharat.com](http://www.mcnallybharat.com), website of the Stock Exchanges i.e. BSE Limited and National Stock Exchange of India Limited at [www.bseindia.com](http://www.bseindia.com) and [www.nseindia.com](http://www.nseindia.com) respectively, and on the website of NSDL at <https://www.evoting.nsdl.com>.
- Pursuant to Section 108 of the Act read with Rule 20 of the Companies (Management & Administration) Rules, 2014, Regulation 44 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015 and Secretarial Standard on General Meetings, the Company is pleased to provide its Members with the facility to cast their votes on all Resolutions set forth in the Notice of the AGM using electronic voting system (remote e-voting and voting during AGM) and has engaged the services of NSDL to facilitate voting through electronic voting system. Detailed procedure of remote e-voting and voting at the AGM will be part of the AGM Notice.
- For receipt of AGM Notice and Annual Report by electronic mode (e-mail), shareholders holding shares in physical mode who have not registered/updated their e-mail addresses with the Company and wish to register/update may contact/write to the Company's Registrar & Share Transfer Agent, viz. Maheshwari Datamatics Private Limited, 23 R.N. Mukherjee Road, 5th Floor, Kolkata-700001 or by e-mail at [mdpldc@yahoo.com](mailto:mdpldc@yahoo.com). Shareholders holding shares in dematerialized mode may contact/write to their Depository Participant to register/update their e-mail addresses.

For McNally Bharat Engineering Company Limited

Sd/-  
Indrani Ray  
Company Secretary

Place : Kolkata  
Date : 4th August 2023

# Jullundur Motor Agency (Delhi) Limited

CIN:L35999HR1998PLC033943

Regd. Office: 458-1/16, Sohna Road, Opp. New Court, Gurugram - 122001 Haryana  
Ph. No. 0124-3019210, 211, 4233867-70, Website : [www.jmaidia.com](http://www.jmaidia.com); Email id: [info@jmaidia.com](mailto:info@jmaidia.com)

## Extracts of Standalone and Consolidated Unaudited Financial Results for the Quarter ended 30th June, 2023

S NO	Particulars	Standalone				Consolidated			
		Quarter Ended 30.06.2023 (Un-Audited)	Quarter Ended 31.03.2023 (Audited)	Quarter Ended 30.06.2022 (Un-Audited)	Year ended 31.03.2023 (Audited)	Quarter Ended 30.06.2023 (Un-Audited)	Quarter Ended 31.03.2023 (Audited)	Quarter Ended 30.06.2022 (Un-Audited)	Year ended 31.03.2023 (Audited)
1	Total Income from operations (net)	9544.58	11947.39	9497.73	41423.75	11966.89	14578.40	11745.49	50896.89
2	Net Profit/(Loss) for the period (before tax, Exceptional and/or Extraordinary items)	488.03	1026.22	598.80	3034.23	645.40	1283.41	743.28	3679.25
3	Net Profit/(Loss) for the period (before tax, After Exceptional and/or Extraordinary items)	488.03	1026.22	598.80	3034.23	645.40	1283.41	743.28	3679.25
4	Net profit/(Loss) for the period after tax (After Exceptional and/or Extraordinary items)	360.89	758.59	443.30	2279.35	478.45	950.71	552.61	2740.08
5	Total Comprehensive Income for the period (Comprising profit/(loss) for the period (after tax) and other Comprehensive income)	407.93	762.33	444.90	2315.01	526.39	953.08	554.38	2778.08
6	Paid up Equity Share Capital (Face value of Rs.2/- each)	456.82	456.82	456.82	456.82	456.82	456.82	456.82	456.82
7	Reserves(excluding revaluation reserves as shown in the Balance Sheet of previous year.)				17456.28				20050.84
8	Earning Per Share-(after extraordinary items) (of Rs 2/-each) (non annualised) Basic & Diluted	1.58	3.32	1.94	9.98	2.06	4.11	2.39	11.87

- Notes:
- The above is an extract of the detailed format of financial results for the quarter ended 30th June, 2023 filed with stock exchange pursuant to regulation 33 of Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015. The full format of these results are available at website of National Stock Exchange [www.nseindia.com](http://www.nseindia.com) and Company's website [www.jmaidia.com](http://www.jmaidia.com).
  - The corresponding figures in consolidated results for the previous/preceding quarter are not comparable in view of the fact that earlier, financial results of the associates companies treated as subsidiaries namely Jullundur Auto Sales Corporation Limited and ACL Components Limited and subsidiary company i.e. JMA Marketing Limited were consolidated with the financial results of Jullundur Motor Agency (Delhi) Limited. However, now the financial results of JMA Marketing Limited (Subsidiary Company), for the quarter ended 30th June 2023, are inclusive of the financial results of Jullundur Auto Sales Corporation Limited, ACL Components Limited and JMA E-Comm Private Limited, as the aforesaid Companies stand merged with JMA Marketing Limited w.e.f. 01st April, 2019 (the appointed date) in accordance with the order passed by the Hon'ble National Company Law Tribunal.
  - Figures of the previous periods have been regrouped/reclassified/restated wherever necessary.
  - The above results have been reviewed by the Audit Committee and approved by the Board of Directors in their respective meetings held on 02nd August, 2023.

For and on behalf of the Board of Directors of Jullundur Motor Agency (Delhi) Limited

Sd/-  
SHUCHI ARORA  
Director  
DIN: 00093201

Place: Gurugram  
Date: 02nd August, 2023

# KERALA WATER AUTHORITY e-Tender Notice

Tender No. 110/2023-24/SEU  
Rebuttl RKI- WSS to Neduvahoor panchayath and Kottarakkara Municipality in Kollam District Phase I- Implementation of production components, design construction and commissioning of 16MLD WTP at Urunkunnu  
EMD: Rs. 500000 Tender fee: Rs. 16540+2978 Last Date for submitting Tender: 11-09-2023 02:00 pm Phone: 04742745293  
Website: [www.kwa.kerala.gov.in](http://www.kwa.kerala.gov.in) [www.etenders.kerala.gov.in](http://www.etenders.kerala.gov.in)  
Superintending Engineer  
PH Circle Kollam

KWA-JB-GL-6-942-2023-24



ARCHIES LIMITED  
Regd. Office: Plot No. 191-F, Sector-4, I.M.T. Manesar, Gurugram, Haryana-122050  
CIN: L36999HR1909PLC041175  
Web: [www.archiesonline.com](http://www.archiesonline.com) & [www.archiesinvestors.in](http://www.archiesinvestors.in)  
Email: [archies@archiesonline.com](mailto:archies@archiesonline.com), Tel: +91 124 4966666, Fax: +91 124 4966650

NOTICE  
Notice is hereby given pursuant to the provisions of Regulation 29 and 47 (1)(a) of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, that a meeting of Board of Directors of ARCHIES LIMITED ("Company"), will be held on Friday, 11th August, 2023, inter alia, to consider and approve the Un-Audited Financial Results of the Company for the quarter and three months ended June 30, 2023.  
Information in this regard is also available on the website of the Company i.e. [www.archiesinvestors.in](http://www.archiesinvestors.in) and on the website of stock exchanges i.e. [www.bseindia.com](http://www.bseindia.com) and [www.nseindia.com](http://www.nseindia.com)

For Archies Limited  
Sd/-  
Hitesh Kumar  
Company Secretary & Compliance Officer  
Place: New Delhi  
Date: 03.08.2023



DALMIA BHARAT REFRACTORIES LIMITED  
Registered Office: Dalmiapuram, P.O. Kallakudi, Tiruchirappalli-621 651, Tamil Nadu  
Phone: 011-23457100, E-mail: [snccl@dalmiar.com](mailto:snccl@dalmiar.com)  
Website: [www.dalmiacl.com](http://www.dalmiacl.com) CIN: L26100TN2006PLC061254

## NOTICE OF THE 02nd EXTRA ORDINARY GENERAL MEETING AND E-VOTING INFORMATION

Notice is hereby given that the 02nd Extraordinary General Meeting ("EGM") of the members of Dalmia Bharat Refractories Limited ("Company/DBRL") for the financial year 2023-24 will be held on Friday, 25th day of August, 2023 at 11:00 A.M. at the registered office of the Company situated at Dalmiapuram, P.O. Kallakudi-621 651, Distt. Tiruchirappalli, Tamil Nadu for transacting the special businesses along with the explanatory statement as stated in the Notice dated August 01, 2023.

In terms of the applicable provisions of the Companies Act, 2013 ("Act") and circulars/notification issued by the Ministry of Corporate Affairs ("MCA") from time to time and pursuant to the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, as amended from time to time, the notice of the EGM along with the attendance slip and proxy form have been sent to those members whose name are recorded in the register of members/ register of beneficial owners, as on July 21, 2023 by electronic mode at the email address available with the Company/ Depository Participant(s). For the members who are holding shares in physical mode and whose email address are not registered with the Company, can access the said notice of EGM at the website of the Company i.e. [www.dalmiacl.com](http://www.dalmiacl.com) and on the website of KFN Technologies Limited ("KFN/ RTA") at <https://evoting.kfnitech.com> our Registrar/ Transfer Agent and also on the websites of the stock exchanges where the shares of the Company are listed.

In terms of section 108 of the Companies Act, 2013 read with rule 20 of the Companies (Management and Administration) Rules, 2014 Regulation 44 and other applicable provisions of SEBI (Listing Obligation and Disclosure Requirements) Regulation, 2015, as amended from time to time, the Company is pleased to provide the facility of remote e-voting/Insta-Poll or by voting at the EGM to all the members to cast their vote by electronic mode through RTA of the Company on all resolutions set out in the Notice dated August 01, 2023. The details of the facility are given under:

- Date of completion of electronic dispatch of the EGM Notice: August 03, 2023.
  - Date and time of commencement of remote e-voting: Monday, August 21, 2023 at 9:00 A.M. (IST)
  - Date and time of end of remote e-voting: Thursday, August 24, 2023 at 5:00 P.M. (IST)
  - The cut-off date as on which the voting of shareholders shall be reckoned: Thursday, August 17, 2023
- In case a person becomes a shareholder of the Company after the dispatch of EGM notice as on or before the cut-off date, i.e. August 17, 2023 the share holder may write to RTA via email i.e. [cinwardr@kfnitech.com](mailto:cinwardr@kfnitech.com) Contact No. 040-67162222, to obtain the login ID and Password.
- Remote e-voting by electronic mode shall not be allowed beyond 5:00 P.M. IST on August 24, 2023. The shareholders who have cast their vote through the remote e-voting facility may participate in the EGM but shall not be allowed to vote again at the EGM. Shareholder who could not vote through remote e-voting may vote at the voting through Insta-Poll or by voting at the EGM. The shareholders whose name are recorded in the register of Members or in the list of beneficial owners provided by depositories as on the cut-off date are only entitled to avail the facility of remote e-voting or voting at the EGM.
  - The shareholder who have casted their vote once on a resolution shall not be allowed to change it subsequently or cast the vote again.
  - The Notice of the EGM along with the procedure for remote e-voting, has been sent to all the shareholders electronically and the same is also available on the website of the Company at [www.dalmiacl.com](http://www.dalmiacl.com), and on the website of RTA at <https://evoting.kfnitech.com>.
  - Notice is also hereby given that in terms of section 91 of the Companies Act, 2013 read with its rules made thereunder, as amended from time to time, the Register of the Members and Share Transfer Books will remain closed from Wednesday, August 23, 2023 to Friday, August 25, 2023 (both days inclusive) for the purpose of this EGM.
  - For those members whose email id is not registered with the Company, may register their email address by sending an e-mail request at the email id [cinwardr@kfnitech.com](mailto:cinwardr@kfnitech.com) along with scanned copy of the signed request letter providing the email address, mobile number, self-attested PAN copy and Client Master copy in case of electronic folio and copy of share certificate in case of physical folio for the necessary updations.
  - The Company has appointed Mr. Venkatasubramanian Ramachandran, Company Secretary in Practice as the scrutineer to scrutinize for remote e-voting process and e-voting at the EGM through Insta-Poll in a fair and transparent manner.
- For any further queries/grievances connected with e-voting, you may refer Frequently Asked Question (FAQs) and e-voting User Manual for shareholders available at <https://evoting.kfnitech.com> or contact KFN Technologies Limited, at Tel. No. 1-800-309-4001 (toll free) or Ms. Megha Saini, Company Secretary, 4, Scindia House, Connaught Place, New Delhi-110001, Tel-011-23457100, Email: [snccl@dalmiar.com](mailto:snccl@dalmiar.com)

By Order of the Board of Directors  
For Dalmia Bharat Refractories Limited

Sd/-  
Megha Saini  
Company Secretary  
Membership No-A4287

Place: New Delhi  
Date: August 03, 2023

# SEA TV NETWORK LTD.

Regd. Office: 148 MANAS NAGAR SHAHGANJ AGRA UP- 282010 IN  
Tel: +91-562-4036666 Fax: +91-562-4036666  
Website: [www.seatvnetwork.com](http://www.seatvnetwork.com)  
CIN : L92132UP2004PLC028650

## NOTICE OF BOARD MEETING

Pursuant to Regulation 33 and Regulation 47(1)(a) of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 notice is hereby given that the Meeting of the Board of Directors of the Company is scheduled to be held at registered Office of the Company 148 MANAS NAGAR SHAHGANJ AGRA UP 282010 IN on Wednesday 09<sup>th</sup> of August, 2023 at 12.15 P.M., to inter-alia consider and approve the Un-audited Standalone and Consolidated Financial Results of the Company for the First quarter ended as on 30<sup>th</sup> June, 2023. Further details will be made available at the website of the company viz. [www.seatvnetwork.com](http://www.seatvnetwork.com) and the website of the stock Exchange where the Company's shares are listed viz. [www.bseindia.com](http://www.bseindia.com)

Place: Agra  
Date: August 02<sup>nd</sup>, 2023

By Order of the Board  
For: SEA TV NETWORK LIMITED  
Sd/-  
KARISHMA JAIN  
(Company Secretary & Compliance Officer)

# RICHFIELD FINANCIAL SERVICES LIMITED

CIN: L65999WB1992PLC056224  
2B, GRANT LANE, 2ND FLOOR, KOLKATA, WB-700012  
EMAIL: [rfl.nbf@gmail.com](mailto:rfl.nbf@gmail.com); Website: [www.rfsico.in](http://www.rfsico.in)

## NOTICE OF THE 31ST AGM - E-VOTING AT THE AGM & BOOK CLOSURE

Notice is hereby given that the 31<sup>st</sup> Annual General Meeting (AGM) of the Company will be held on Friday, 25<sup>th</sup> August, 2023 at 02.00 P.M. (IST), through video conference/other audio visual means in compliance with General Circular numbers 20/2020, 14/2020, 17/2020 and all other applicable laws and circulars issued by the Ministry of Corporate Affairs ("MCA"), Government of India and Securities and Exchange Board of India ("SEBI") to transact the businesses that is mentioned in the Notice of the Meeting.

In compliance with the above circulars and owing to the difficulties involved in dispatching the physical copies, kindly note that electronic copies of the Notice of the AGM and Annual Report for FY 2022-2023 will be sent to all the Members whose email addresses are registered with the Company/ Depository Participant(s) within the prescribed timeline. The notice of the 31<sup>st</sup> AGM and Annual Report for FY 2022-2023 will also be made available on the Company's website, at [www.rfsico.in](http://www.rfsico.in). Stock Exchange websites [www.bseindia.com](http://www.bseindia.com) and on the depositories' website. These documents can also be downloaded from [www.rfsico.in](http://www.rfsico.in), as well as on the website of Bombay Stock Exchange.

Members holding shares in dematerialized mode are requested to register their email addresses and mobile numbers with their relevant depositories through their depository participants. Members holding shares in physical mode are requested to furnish their email addresses and mobile numbers with the Company's Registrar and Share Transfer Agent M/s. Niche Technologies Private Limited (herein referred as RTA)

Company shall provide remote E-Voting facility to all its Members to cast their votes on all resolutions set out in the Notice of the AGM. Additionally, the Company is providing the facility of voting through E-Voting system during the AGM. Detailed procedure is provided in the Notice of AGM.

Notice is further given that, pursuant to the provisions of Section 91 of the Companies Act, 2013, the Register of Members and Share Transfer books of the Company will remain closed from Saturday, 19<sup>th</sup> August, 2023 to Friday, 25<sup>th</sup> August, 2023 (both days inclusive) for the purpose of Annual General Meeting.

In compliance with Regulation 44 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 and Section 108 of the Companies Act, 2013, read with Rule 20 of the Companies (Management and Administration) Rules, 2014, the Company is providing its members, facilities for remote e-voting. Members holding shares either in physical form or dematerialized form, as on the cut-off date of Friday 18<sup>th</sup> August 2023, may cast their vote electronically on the businesses set forth in the Notice of 31st AGM through the electronic voting system, from a place other than the place of venue of the AGM (remote e-voting).

All the members are informed that:

- The businesses as set forth in the Notice of 31<sup>st</sup> AGM may be transacted through e-voting
  - The remote e-voting shall commence on 22<sup>nd</sup> August 2023 (9.00 a.m.)
  - The remote e-voting shall end on 24<sup>th</sup> August 2023 (5.00 p.m.)
- IV. The cut-off date for determining the eligibility for e-voting is Friday 18<sup>th</sup> August 2023. Any person, who acquires shares of the company and becomes member of the company after the dispatch of Notice and holding shares as of the cut-off date i.e., Friday 18<sup>th</sup> August 2023 may obtain login ID and password by sending an email to [nichetechpl.com](mailto:nichetechpl.com). However, if a person is already registered with for remote e-voting, then existing user ID and password can be used for casting vote.
- V. Members holding shares in physical form who have not registered their mail addresses with the Company/Depositories may obtain the Annual Report and log in and password for E-Voting provided the below necessary details:
- For Physical Shareholders-Please provide necessary details like Folio No., Name of the shareholder, scanned copy of the share certificate (front and back), PAN (self-attested scanned copy of PAN card), AADHAR (self-attested scanned copy of AADHAR card) by email to Company at [rfl.nbf@gmail.com](mailto:rfl.nbf@gmail.com) or to Registrar & Share Transfer Agent at [nichetechpl.com](mailto:nichetechpl.com).
  - For Demat Shareholders-Please provide Demat account details (CDSL-16-digit beneficiary ID or NSDL-16-digit DPID +CLID), Name, Client master or copy of consolidated Account statement, PAN (Self attested scanned copy of PAN card), AADHAR (self-attested scanned copy of AADHAR card) by email to Company at [rfl.nbf@gmail.com](mailto:rfl.nbf@gmail.com) or with your respective Depository Participant (DP)
- However, if a person is already registered for e-voting then existing user ID and password can be used for casting vote.
- If you have any queries or issues regarding attending AGM & e-Voting from the CDSL e-Voting System, you can write an email to [helpdesk.evoting@cdsindia.com](mailto:helpdesk.evoting@cdsindia.com)
- VI. Members eligible to vote may note that:
- The remote e-voting module shall be disabled after 5.00 p.m. on Thursday, 24<sup>th</sup> August 2023 and once the vote on a resolution is cast by the member, the member shall not be allowed to change it subsequently;
  - The members who have cast their votes by remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their voted again; and
  - A person whose name is recorded in the register of members or in the register of beneficial owners maintained by the depositories as on the cut-off date only shall be entitled to avail the facility of remote e-voting.
  - If a member cast votes by both modes, then voting done through e-voting shall prevail and e-voting during the AGM shall be treated as invalid.
- VII. The company has appointed Ms. Lakshmi Subramanian, Senior Partner, M/s Lakshmi Subramanian & Associates, Practising Company Secretaries, having office at "Murugesu Naicker Complex, No.81, Greams Road, Chennai-600006 as the scrutineer to scrutinise the e-voting process and poll at AGM in a fair and transparent manner.
- VIII. The results of e-voting will be announced by the Company on its website [www.rfsico.in](http://www.rfsico.in) and also to stock exchanges at [www.bseindia.in](http://www.bseindia.in).

Place: Kolkata  
Date : 03.08.2023

By Order of the Board  
For Richfield Financial Services Limited  
Sd/-  
Mr. Vadasseril Chacko Georgekutty  
Managing Director

# PUBLIC NOTICE

TO WHOMSOEVER IT MAY CONCERN  
This is to inform the General Public that the following share certificate of Gujrat Borosil Limited merged with Borosil Renewables Limited having its Registered Office at 1101, Crescenzoo, G Block, Opp. MCA Club, Bandra Kurla Complex, Bandra (E), Mumbai 400051 registered in the name of the following Shareholder/s have been lost by the Shareholder.

Sr. No.	Name of the Shareholders	Folio No.	Certificate No.	Distinctive Numbers	No. of Shares
1.	Manav Kejriwal	01643631	00014554	0017181271 to 0017181370	100
2.	Manav Kejriwal	01643631	00015004	0017226271 to 0017226370	100
3.	Manav Kejriwal	01643631	00015005	0017226371 to 0017226470	100
4.	Manav Kejriwal	01643631	00015006	0017226471 to 0017226570	100
5.	Manav Kejriwal	01643631	00015007	0017226571 to 0017226670	100
6.	Manav Kejriwal	01643631	00015009	0017226671 to 0017226770	100
7.	Manav Kejriwal	01643631	00033730	0019098871 to 0019098970	100
8.	Manav Kejriwal	01643631	00035451	0019270971 to 0019271070	100
9.	Manav Kejriwal	01643631	00065385	002264371 to 002264470	100
10.	Manav Kejriwal	01643631	00074338	0023159671 to 0023159770	100
11.	Manav Kejriwal	01643631	00074970	0023222871 to 0023222970	100
12.	Manav Kejriwal	01643631	00091459	0024871771 to 0024871870	100
13.	Manav Kejriwal	01643631	00092188	0024944671 to 0024944770	100
14.	Manav Kejriwal	01643631			